

अस्माकम् एकश्चतुर्थो मूढः केवलं बुद्धिमान् ।

caturtha – четвертый;
mūḍha (p.p. от √muh) – глупый, смущенный, наивный;

न च विद्यां विना राज्ञां प्रतिग्रहः केवलबुद्ध्या लभ्यते ।

vinā – без, кроме, мимо;
pratigraha *m* – милость, благосклонность, дар, дружеский прием, женитьба;
√labh I Ā. – получать, брать, достигать (na labhyate – нельзя, не дозволено);

तद् अस्मै स्वोपार्जनाविभागं न दास्यामः ।

vibhāga *m* – доля, часть, разделение, отличие;

तदेष निवृत्य स्वगृहं गच्छतु । अथ द्वितीयेनाभिहितम् ।

ni√vart I Ā. – поворачиваться, возвращаться, отворачиваться, освобождаться,
переставать, прекращать, исчезать, отсутствовать;

अहो सुबुद्धे विद्याहीनस्त्वम् । तद् गच्छ गृहम् ।

subuddhi – очень умный, мудрый, рассудительный;

ततस् तृतीयेनाभिहितम् । अहो न युज्यते कर्तुमेवम्

√yuj VII U. – запрягать, приводить в действие, связывать, сосредотачивать мысли
на ч.-л., делиться, быть участником; *pass.* на yujyate – не следует, нельзя, не подобает;

यतो वयं बालकालात् प्रभृत्येकत्र क्रीडिताः । तदागच्छतु महानुभावः ।

vayam – N.pl. мы;
prabhṛti *f* – начало; начиная с ч.-л.;
ekatra *adv.* – вместе, в одном месте;
√kriḍ I P. – играть, веселиться, шутить;
mahānubhāva (mahā-anubhāva) – благородный, влиятельный;

अस्मदुपार्जितस्य वित्तस्य संविभागी भवतु ।

upārj (upa√arj) I P. – приобретать, достигать, доставать, зарабатывать, допускать;
vitta *n* – имущество, богатство;
saṁvibhāgin – имеющий часть, имеющий долю в ч.-л.;

तथानुष्ठिते तैर्मार्गम् अतिक्रामद्भिर् अटव्यां मृतसिंहास्थीनि दृष्टानि ।

aṭavī *f* – лес;

ततश्चैकेनाभिहितम् । अहो पूर्वाधीतविद्यायाः प्रत्ययः क्रियते ।

pūṛva – первый, начальный, восточный, предшествующий;
adhī (adhi√i) II Ā. – учиться, изучать, признавать;
pratyaya *m* – вера, убеждение, доказательство, довод, испытание, поручительство;

किञ्चिदेतन् मृतसत्त्वं तिष्ठति ।

तत्सद्भ्यस्तविद्याप्रभावेण प्रत्युज्जीवयामः ।

sat (sant/sat, p.p.act от √as II P.) – существующий, реальный, настоящий, хороший, праведный;
abhy√as IV P. – заниматься, штудировать; выпасть на долю, превосходить;
prabhāva *m* – сила, мощь, величие;
praty-uj√jīv (prati-ud√jīv) I P. – оживить, воскресить;

ततश्चैकेनाभिहितम् । अहम् अस्थिसंचयं कर्तुं जानामि ।

saṃsaṃ *m* – запас, богатство, количество, нечто собранное;

द्वितीयेनाभिहितम् । चर्ममांसरुधिरं प्रयच्छामि ।

तृतीयेनाभिहितम् । अहं सजीवनं करोमि ।

sajīvana – живой;

तत एकेनास्थिसंचयं कृतः द्वितीयेन चर्ममांसरुधिरैः संयोजितः ।

saṃ√yojaya (caus. от saṃ√yuj, p.p.caus. saṃyojita) – соединять, объединять, снабжать, сосредотачивать мысли;

तृतीयो यावज्जीवितव्यं योजयति लग्नः तावत् स बुद्धिमता निषिद्धः उक्तश्च ।

√lag (I P., p.p. lagna) – прикасаться, зацепляться, держаться;
ni√ṣidh (ni√sidh, IV P., p.p. niṣiddha) – сдерживать, препятствовать, запрещать;

एष सिंहः । यद्येनं सजीवं करिष्यसि तत्सर्वानप्यस्मान् व्यापादयिष्यति इति ।

ततस्तेनाभिहितम् । धिग् मूर्खं नाहं विद्यां विफलतां नेष्यामि ।

dhik – междометие, выражающее упрек или сожаление;
viphalatā *f* – бесплодность, безуспешность, бесполезность;

ततश्च तेनाभिहितम् ।

तर्हि क्षणं प्रतीक्षस्व यावद्दहमेनं समीपतरुम् आरोहामि ।

tarhi *adv.* – тогда, потом, затем, в таком случае, итак, хорошо, ладно;
kṣaṇa *m* – мгновение, подходящий момент, повод;
pratīkṣ (prati√īkṣ) I Ā. – смотреть на ч.-л., ожидать;
taru *m* – дерево;

तथानुष्ठिते यावत् सजीवः कृतः तावत् त्रयो ऽपि ते तेनोत्थाय व्यापादिताः ।

स च बुद्धिमान् सिंहे स्थानान्तरगते वृक्षाद् अवतीर्य गृहं गतः ॥